

ভাৰতৰ জলসম্পদ

(Water Resources of India)

তোমালোকে কেতিয়াবা ভাবি চাইছানে যে আজি যিবোৰ ভৌগোলিক অৱয়ব যেনেদেবে আছে, ভৱিষ্যতেও তেনেকৈ থাকিব নাইবা ভৱিষ্যতে কিছুমান পৰিবৰ্তন হ'ব পাৰে? এয়া ন দি ক'ব পাৰি যে সমাজত জনসাংখ্যিক পৰিবৰ্তন হ'ব, জনসাংখ্যাৰ ভৌগোলিক স্থানান্তৰ হ'ব, কাৰিকৰী বিয়ৱক অগ্রগতি হ'ব, পৰিবেশৰ অৱনতি বা বিঘটন হ'ব আৰু পৃথিবীত ব্যৱহাৰযোগ্য পানীৰ অভাৱে দেখা দিব। এই সকলোৰোৰ সমস্যাৰ ভিতৰত ব্যৱহাৰযোগ্য জলৰ অভাৱ আটাইতকৈ ডাঙৰ সমস্যাৰপে দেখা দিব। কিয়নো পানীৰ চাহিদা প্ৰতিদিনেই ক্ৰমে বৃদ্ধি হৈছে। জলভাগৰ অত্যধিক ব্যৱহাৰৰ বাবে গুণগত আৰু পৰিমাণগত অৱনতিব উপৰিও ই প্ৰদৰ্শিত হৈও জীৱ মণ্ডললৈ ভাৰুকিৰ সৃষ্টি কৰিছে। পৃথিবীৰ প্ৰায় ৭১ শতাংশ ঠাই জলভাগেৰে আৰো যদিও মাথোন ৩ শতাংশ জলভাগহে নিৰ্মল অৰ্থাৎ ব্যৱহাৰযোগ্য। নিৰ্মল পানীৰকপে অভিহিত এই অলবণীয় পানীৰ যোগান অঞ্চল আৰু সময়ভেদে সমপৰিমাণৰ নহয়। সেয়েহে এই জল সম্পদক লৈ ঠায়ে ঠায়ে স্থানীয়, আঞ্চলিক, বাস্তুীয় আৰু আন্তঃবাস্তুীয় পৰ্যায়ত বহুবণৰ বিবাদৰ সূত্ৰপাত হোৱা দেখা যায়। এনেবোৰ কাৰণতে এখন বাস্তুৰ পক্ষে মুঠ জলসম্পদৰ খতিয়ান, উপযুক্ত ব্যৱহাৰ আৰু ইয়াৰ ফলোন্তৰ উন্নয়নৰ বিষয়টো অতি গুৰুত্বপূৰ্ণৰপে বিবেচনা কৰা হয়। এই অধ্যায়টোত আমি ভাৰতৰ বিভিন্ন প্ৰাকৃতিক উৎসত নিহিত জলসম্পদৰ আঞ্চলিক বিতৰণ, বিভিন্ন অংশনেতিক খণ্ডত ইয়াৰ ব্যৱহাৰ আৰু এই অমূল্য সম্পদৰ উপযুক্ত সংৰক্ষণ সম্পর্কে প্ৰাৰম্ভিক পৰ্যায়ত আলোকপাত কৰিম।

ভাৰতৰ জলসম্পদ :

সমগ্ৰ পৃথিবীৰ প্ৰায় ২.৪৫ শতাংশ ঠাই আণ্ডিৰ থকা ভাৰতবৰ্ষত ভূভাগৰ প্ৰায় ৪ শতাংশ জলসম্পদ আৰু বিশ্বৰ প্ৰায় ১৬ শতাংশ মানুহ আছে। ক্ষেত্ৰফল অনুপাতে ভাৰতৰ জলসম্পদৰ পৰিমাণ গোলকীয় গড় হিচাপতকৈ ১.৬ গুণ অধিক যদিও জনমূৰি উপলক্ষ জলসম্পদৰ পৰিমাণ গোলকীয় পৰিসংখ্যাৰ চাৰিভাগৰ এভাগহে। সমগ্ৰ ভাৰতবৰ্ষত বছৰি হোৱা মুঠ বৃষ্টিপাত প্ৰায় ৪,০০০ ঘন কিলোমিটাৰ। দেশখনৰ ভূপৃষ্ঠৰ জলাশয় আৰু ভূগৰ্ভ উৎসৰ পৰা সংগ্ৰহযোগ্য এইখনি জলসম্পদৰ মাত্ৰ ৬০ শতাংশ, অৰ্থাৎ ১,১২০ ঘন কিলোমিটাৰ পৰিমাণৰ পানীহে বছৰি আহৰণ কৰিব পাৰি।

ভাৰতৰ পৃষ্ঠ জলসম্পদ

ভাৰতৰ পৃষ্ঠজলসম্পদ চাৰিটা উৎসৰ পৰা আহৰণ কৰা হয়। সেইকেইটা হ'ল সৰু-বৰ নদ-নদী, হুদ, বিল আৰু পুখুৰী। বৃহৎ আৰু মজলীয়া আকাৰৰ ১.৬ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ভাৰতত মুঠ ১০,৩৬০ ঘন নদ-নদী আছে। সৰু বৰ উপ-নদীৰ ধাৰাবে পুষ্ট এই নদীসমূহেৰে গড়ে বছৰি ১,৯৬৯ ঘন কিলোমিটাৰ জল প্ৰবাহিত হয়। হুদ, বিল, পুখুৰী প্ৰভৃতি বিভিন্ন স্থানত বিভিন্ন পৰিবেশত সিঁচৰতি হৈ থকা সৰু-বৰ স্থৰিৰ জলাশয়সমূহত সঞ্চিত হৈ থকা ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ কম যদিও এনেবোৰ জলাশয় দেশৰ অধিকাৎশ লোকৰ ঘৰোৱা ব্যৱহাৰ পানীৰ উৎস হোৱাৰ লগতে বছতো ক্ষুদ্ৰ আৰু মজলীয়া কলেবৰৰ উদ্যোগ আৰু বাণিজ্যিক কাম-কাজত ব্যৱহাৰ কৰা হয়। মণিপুৰৰ লেগটক, কাশীৰ উলাৰ, ডাল প্ৰভৃতি নিৰ্মল পানীৰ হুদসমূহ জলসিদ্ধন, পৰ্যটন আদি বাণিজ্যিক জলসম্পদৰো উৎস হিচাপে বিবেচিত হৈছে। নদ-নদীৰ জলাধাৰা আৰু স্থৰিৰ জলাশয়সমূহ মৎস্য উৎপাদনৰো উৎস।

ব্ৰহ্মপুত্ৰ, গংগা আৰু সিঙ্গুৰ অববাহিকা বিশাল আৰু এই অঞ্চলত হোৱা বৃষ্টিপাত আৰু তুষাবগলা পানীৰে পুষ্ট তিনিখন নদীত ভাৰতৰ পৃষ্ঠ জলসম্পদৰ প্ৰায় ৬০ শতাংশ পোৱা যায়। কিন্তু প্ৰাচাৰ সম্ভাৱনাপূৰ্ণ এই জলসম্পদৰ আজিকোপতি পূৰ্ণ ব্যৱহাৰ হোৱা নাই। আনন্দাতে দাঙ্কিণায়িৰ মহানদী, গোদাবৰী, কৃষ্ণ, কাৰবী, নৰ্মদা, তাপী আদি নেবোৰৰ পানী বিভিন্ন প্ৰকাৰে সংৰক্ষণ কৰি কৃষিৰ উপৰিও জলবিদ্যুৎ উৎপাদন আদি বহুমুখী কাৰ্যত ব্যৱহাৰ কৰা হৈছে।

ভূ-গভীয় জলসম্পদ

ভাবতৰ পুনৰ্বণক্ষম (repenishable) ভূ-গভীয় জলসম্পদৰ মুঠ পৰিমাণ ৪৩২ ঘন কিলোমিটাৰ। অৰ্থাৎ দেশৰ বিভিন্ন অঞ্চলত ভূগৰ্ভত সংধিত হৈ থকা পানী বিভিন্ন প্ৰক্ৰিয়াৰে আহৰণ কৰি বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰিলে প্ৰাকৃতিকবাবেই সিমান পৰিমাণৰ পানী পুনৰ সংধিত হ'ব পাৰে।

তালিকা ৬.১ লৈ মন কৰিলে দেখা যায যে কেৱল গংগা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাতেই ভাবতৰ ৪৬ শতাংশ পুনৰ্বণক্ষম পৰ্যায়ৰ জলসম্পদ আছে। দেশৰ সকলো অৱস্থানতেই পুনৰ্বণক্ষম জলভাণ্ডাৰৰ স্থিতি একে নহয়। উত্তৰ-পশ্চিম ভাবতৰ নদী উপত্যকা আৰু দক্ষিণৰ নদ-নদীসমূহৰ অববাহিকা অঞ্চলত ভূগভীয় পানীৰ ব্যৱহাৰ অধিক।

পঞ্জাব, হাবিয়ানা, বাজস্থান আৰু তামিলনাড়ুত ভূগভীয় জলসম্পদৰ ব্যৱহাৰ অধিক। ছত্ৰিশগড়, উৰিয়া আৰু কেৰালাত ইয়াৰ সামান্য অংশহে উত্তোলন কৰে। গুজৰাট, উত্তৰপ্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু মহাৰাষ্ট্ৰত এই উৎসৰ জলসম্পদৰ উত্তোলন মধ্যমীয়া জোখৰ। এনেকুৱা গতিত পানীৰ চাহিদা চলি থাকিলে পানীৰ যোগান যিহেতু সীমিত, সেয়েহে উন্নয়নৰ বাধা অৱশ্যস্তাৰী আৰু বহুক্ষেত্ৰত সামাজিক অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে।

তালিকা ৬.১ৰ ভিত্তিত অনুশীলনী

- ১। কোনখন নদীত উপত্যকাত পুনৰ্বণক্ষম ভূ-গভীয় জলসম্পদ অধিক?
- ২। কোনখন নদী উপত্যকাত ভূ-গভীয় জলৰ ব্যৱহাৰ অধিক?
- ৩। কোনখন নদী উপত্যকাত পুনৰ্বণক্ষম ভূ-গভীয় জলসম্পদ সৰ্বনিম্ন?
- ৪। কোনখন নদী উপত্যকাত ভূ-গভীয় জলৰ ব্যৱহাৰ সৰ্বনিম্ন?
- ৫। ভাবতৰ দহখন নদী উপত্যকাৰ পুনৰ্বণক্ষম ভূ-গভীয় জলসম্পদৰ দণ্ডিত্ব আঁকি দেখুওৱা।
- ৬। ৫নং প্ৰশ্নমতে দণ্ডিত্ব আঁকা ১০ খন নদী উপত্যকাৰ ভূ-গভীয় পানীৰ ব্যৱহাৰ দণ্ডিত্বৰ সহায়ত দেখুওৱা।

তালিকা-৬.১


ভাবতৰ পুনৰ্বণক্ষম জলসম্পদ

ক্রমি নং	অববাহিকাৰ নাম	মুঠ পুনৰ্বণক্ষম ভূ-গভীয় জলসম্পদ	ভূ-গভীয় জলসম্পদ ব্যৱহাৰ (%)
১	বৈতৰণীৰ সত্তে ব্ৰাহ্মণী	৪.০৫	৮.৪৫
২	ব্ৰহ্মপুত্ৰ	২৬.৫৫	৩.৩৭
৩	চমৰ	৭.১৯	৪০.০৯
৪	কাৰেৰী	১২.৩০	৫৫.৩৩
৫	গংগা	১৭০.৯৯	৩৩.৫২
৬	গোদাৰবী	৪০.৬৫	১৯.৫৩
৭	সিঙ্গু	২৬.৪৯	৭৭.৭১
৮	কৃষ্ণ	২৬.৪১	৩০.৩৯
৯	লুনী সহিতে কচছ	১১.২৩	৫১.১৪
১০	চেয়াই আৰু দক্ষিণ তামিলনাড়ু	১৮.২২	৫৭.৬৮
১১	মহানদী	১৬.৪৬	৬.৯৫

ভারতবর্ষের জনসংখ্যা আৰু অর্থনীতি

১২	বৰাক	৮.৫২	৩.৯৪
১৩	নৰ্মদা	১০.৮৩	২১.৭৮
১৪	পেন্নাৰ	৪.৯৩	১৭.২০
১৫	সুৰণ্ডৰেখা	১.৮২	৯.৫৭
১৬	তাপী	৮.২৭	৩৩.০৫
১৭	পশ্চিমঘাট	১৭.৭৯	২২.৮৮
১৮	অন্যান্য	১৮.৮৪	১৭.২
	মুঠ	৮৩১.৮২	৩১.৯৭

উৎস : ভাৰত চৰকাৰৰ জলসম্পদ বিভাগ, নতুন দিল্লী



চিত্ৰ-৬.১ : ভাৰতৰ নদী অৱস্থাকা


ভাৰতৰ মূল ভূভাগৰ থায় ৬,১০০ বৰ্গ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল ৰেখাক আৱলম্বন কৰি বহুতো লেঙুণ (lagoon) আৰু পশ্চাদজল (backwaters) গঢ় লোৱা দেখা যায়। কেৱলা, উবিয়া আৰু পশ্চিমবংগত এই লেঙুণ আৰু পশ্চাদ জলাশয়ত যথেষ্ট

ভারতের জলসম্পদ


পরিমাণের পৃষ্ঠীয় জলসম্পদ আছে। চিলকা কোলাৰ আৰু পুলিকট এই তিনিওটা লেণ্ড আৰু অন্যান্য পশ্চাদজলাশয়বোৰেৰ পানী দ্বৃহৎ লুণীয়া হোৱা সত্ত্বেও এইবোৰক মৎস্যক্ষেত্ৰকপে ব্যৱহাৰ কৰা হয়। তদুপৰি নাবিকল আৰু কিছুমান নৱণাগ্ৰহী (helomorphic) প্ৰজাতিৰ ধানৰ পথাৰত এই পানী ব্যৱহাৰযোগ্য।

পানীৰ চাহিদা আৰু ব্যৱহাৰ

পৰম্পৰাগতভাৱে ভাৰত এখন কৃষিপ্ৰধান দেশ আৰু এই দেশৰ মুঠ জনসংখ্যাৰ থায় দুই তৃতীয়াংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে ভাৰতৰ প্ৰতিটো পঞ্চবৰ্ষীক পৰিকল্পনাকালতে জলসিদ্ধণ আঁচনিৰ সম্প্ৰসাৰণ কাৰ্যসূচীক অগ্ৰাধিকাৰ দি আহা হৈছে। ভাকৰানাংগল, ইৰাকুঁড়, দামোদৰ উপত্যকা, নাগার্জুন সাগৰ, ইন্দিৰা গান্ধী খাল প্ৰভৃতি ভালেসংখ্যক বহুমুখী আঘাৰা জলসিদ্ধণ প্ৰকল্প দেশৰ ঠায়ে ঠায়ে গঢ়ি উঠা দেখা যায়। প্ৰকৃতাৰ্থত, বাৰতৰ বৰ্তমান পানীৰ চাহিদা জলসিদ্ধণৰ প্ৰয়োজনতেই সৰ্বাধিক। ভাৰতত সংগ্ৰহ কৰি আহা মুঠ পৃষ্ঠ জলসম্পদৰ ৮৯ শতাংশ আৰু ভূগভৌয় জলৰ ৯২ শতাংশ কেৱল জলসিদ্ধণ কাৰ্যত ব্যৱহাৰ কৰা হয়। আনহাতে দেশত উদ্যোগ খণ্ডত পৃষ্ঠ জলৰ ২ শতাংশ আৰু ভূগভৌয় জলৰ ৫ শতাংশহে ব্যৱহাৰ হয়। ঘৰৱা কাম-কাজত আকো উপলক্ষ পৃষ্ঠজলৰ ৯ শতাংশ আৰু ভূগৰ্ভৰ উৎসৰ পৰা সংগ্ৰহীত জলৰ ৩ শতাংশ ব্যৱহাৰ হয়। এতিয়ালৈকে ভাৰতৰ মুঠ জলসম্পদৰ বৃহৎ অংশটো কৃষিখণ্ডত বিনিয়োগ কৰি আহা হৈছে যদিও অদূৰ ভৱিষ্যতে দেশৰ উদ্যোগিক উন্নয়নৰ লগে লগেই উদ্যোগ আৰু ঘৰৱা খণ্ডৰ কাম-কাজতো পানীৰ বিনিয়োগ বৃদ্ধি পোৱাটো নিৰ্শিত।



চিত্ৰ ৬.২ : ভূপৃষ্ঠী জলৰ ব্যৱহাৰ



চিত্ৰ ৬.৩ : ভূগভৌয় জলৰ ব্যৱহাৰ

জলসিদ্ধণৰ বাবে পানীৰ চাহিদা

ভাৰতবৰ্যত বৃষ্টিপাতৰ বিতৰণ সমান নহয়। মৌচুমী জলবায়ুৰ ওপৰত ভাৰতৰ কৃষি অধিক নিৰ্ভৰশীল। কিন্তু মৌচুমী প্ৰবাহৰ কোনো নিশ্চয়তা নাই। কিছুমান ঠাই খৰাংপ্ৰৱণ আৰু আনহাতে আন কিছুমান ঠাই অল্প বৃষ্টিপুষ্ট। এনেকুৱা অৱস্থাই কেইবাখনো বাজাক সামৰি প্ৰায় এক নিযুত বৰ্গ কিলোমিটাৰমান হ'বলৈ। উত্তৰ-পশ্চিম ভাৰত আৰু দাক্ষিণ্যাত মালভূমি স্পন্দনবৃষ্টিৰ অঞ্চল। কৃষি নিৰ্ভৰশীল ভাৰতত বৰ্ধিত জনসংখ্যাক ভৱণ-পোষণৰ বাবে অধিক খাদ্য-শস্যৰ প্ৰয়োজন। কৃষি ভূমিৰ পৰিমাণ সীমিত। সেয়েহে অধিক শস্য উৎপাদন কৰিবলৈ হ'লৈ জলসিদ্ধণ ব্যৱস্থাৰ বাদে আন একো উপায় নাই। গংগা, ব্ৰহ্মপুত্ৰ উপত্যকাত বৃষ্টিপাতৰ অধিক হ'লৈও বৃষ্টি দিৱসৰ সংখ্যা (number of rainy days) কম হোৱা হেতুকে খেতিপথাৰত পানীৰ চাহিদা অধিক। বিশেষকৈ শালিধান আৰু বড়ো ধানৰ খেতিপথাৰত বৃষ্টিহীন কালছোৱাত কৃষিকাৰ্য অব্যাহত বখাৰ স্বার্থত জলসিদ্ধণ অপৰিহাৰ্য। পঞ্চাৰ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চলত সেউজ বিপ্লবৰ সফলতাৰ অন্তৰালতো জলসিদ্ধণ ব্যৱস্থাৰ সম্প্ৰসাৰণ কায়ই মূল কাৰক হিচাপে চিহ্নিত হৈছে। জলসিদ্ধণ ব্যৱস্থাৰ ফলত একেডৰা কৃষিভূমিত কৃষিবৰ্ষৰ একেটা পৰিসৰত কেইবাটাও খেতি শস্যৰ বৰ্তন আৰু আনুংশস্য প্ৰণালীৰে কৰিব পাৰি।

পঞ্জাব, হাবিয়ানা আৰু উত্তৰপ্ৰদেশৰ পশ্চিম অঞ্চলৰ কৃষিভূমিসমূহত সৰ্বমুঠ ৮৫ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা আছে। এই অঞ্চলটোৱে প্ৰধান শস্য হ'ল ধান আৰু ঘেঁষ। পঞ্জাব আৰু হাবিয়ানাৰ মুঠ জলসিঞ্চন এলেকাৰ আকৌ যথাক্রমে ৭৬.১ শতাংশ আৰু ৫১.৩ শতাংশ কৃষিক্ষেত্ৰত কুঁৰা আৰু গভীৰ নলীনাদৰ উৎসৰ পৰা পানী আহৰণ কৰি খেতিপথাবত যোগান ধৰা হয়। ভূগভীয় উৎসৰ পৰা অধিক পৰিমাণৰ পানী উত্তোলন কৰাৰ ফলত ভূগৰ্ভৰ জলপৃষ্ঠৰ অধোগতি ইতিমধোই আৰম্ভ হৈছে। এনে ব্যৱস্থাৰ ফলত ভূগভীয় জলভাণ্ডাবত ফ্লু'বাইড (Flouride) আৰু আচেনিকৰ পৰিমাণ ক্ষতিকৰ মাত্ৰালৈ বৃদ্ধি পাইছে।

জলসম্পদৰ সমস্যাৰ উত্থান :


দেশৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে জনমূৰি জলসম্পদৰ ভোগৰ পৰিমাণে কমি আহিছে। তদুপৰি ব্যাপক পৰিসৰৰ কৃষি, শিল্প-উদ্যোগ আৰু গৃহ খণ্ডৰ পৰা অবিবতভাৱে নিৰ্গত বহুধৰণৰ ভোতিক, বাসায়নিক আৰু জৈৱিক প্ৰদূষকৰ সংযোগত ভূপৃষ্ঠ আৰু ভূগৰ্ভৰ বহুতো অঞ্চলৰ জলভাণ্ডাৰ প্ৰদূষণৰ গৰাহত পৰিষে। ফলত বিভিন্ন উদ্দেশ্যোত্ত মানুহৰ ব্যৱহাৰযোগ্য পানীৰ পৰিসৰ ক্ৰমে টুটি আহিছে। এনে অৱস্থাত দেশৰ পৃষ্ঠীয় আৰু ভূগভীয় জলসম্পদৰ গুণগত আৰু পৰিমাণগত অৱনতি অনতিবিলম্বে নিয়ন্ত্ৰণ কৰাৰ সমস্যাও আমাৰ সন্মুখত আহি পৰিষে।

জলসম্পদৰ গুণগত অৱনতি :

পানীৰ বিশুদ্ধতা (purity) বিশেষকৈ অবাঞ্ছিত মৌল, যৌগ আৰু জৈৱ উৎপাদনৰ উপস্থিতিৰ লেখেৰে জোখা হয়। অণুজীৱ, বসায়নিক অবাঞ্ছিত দ্রব্য আৰু উদ্যোগ অথবা অন্যান্য উৎসৰ পৰা স্থানান্তৰিত ভোতিক-অপদ্রব্য সংস্পৰ্শত পানীৰ প্ৰদূষণ ঘটে। এনে প্ৰদূষকৰ মাত্ৰাধিক উপস্থিতিত পানীৰ ব্যৱহাৰযোগ্য নিষ্পগামী হোৱাৰ উপৰি কেতিয়াৰা ই একপ্ৰকাৰৰ ক্ষতিকাৰক দ্রব্যত পৰিণত হয়। নদ-নদী, সৰোবৰ, সাগৰ প্ৰভৃতি জলাশয়ত বিভিন্ন প্ৰকাৰৰ বাসায়নিক দ্রব্য দ্রৰীভূত অথবা ভাসমান অৱস্থাত মিহলি হোৱাৰ ফলত ভূপৃষ্ঠৰ জলসম্পদ প্ৰদূষিত হয়। কিছুমান প্ৰদূষক আকৌ ধৌত প্ৰক্ৰিয়াৰ মাধ্যমত মাটিৰ স্তৰসমূহৰ মাজেৰে তললৈ প্ৰৱেশ কৰি ভূগৰ্ভৰ পানী প্ৰদূষিত কৰে। মানুহে নিক্ষেপ কৰা ভোতিক, বাসায়নিক আৰু জৈৱিক অপদ্রব্যৰ দ্বাৰা গংগা ইয়াৰ উপনৈ যমুনাৰ উপৰি গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৱলুৰ জলধাৰা ভীষণ প্ৰদূষণৰ কৰলত পৰিষে।

ক্ৰিয়া কলাপ

গংগা আৰু উপনদীবোৰ পাৰত অৱস্থিত প্ৰধান চহৰ আৰু শিল্পদ্যোগবোৰ নাম লিখা।



চিত্ৰ ৬.৪ : গংগা আৰু উপনদীবোৰ পাৰত অৱস্থিত চহৰ আৰু শিল্পদ্যোগ

জলসংরক্ষণ আৰু জলব্যবস্থাপনা

পানী জীৱনদায়ী সম্পদ। বাৰহাৰযোগ্য জলসম্পদৰ চাহিদা দিনকদিনে বৃদ্ধি পাই আহিছে। এনেছলত এই আপুৰণীয়া সম্পদবিধৰ উপযুক্ত সংৰক্ষণ আৰু ইয়াৰ সমান্বালভাৱেই সার্থক আৰু সজ বাৰহাৰ পৰিক্ৰমাৰ বাৰস্থাপন অতি জৰুৰী হৈ পৰিছে। দাঁতিকাৰীয়া সমুদ্ৰৰ বিশাল জল ভণ্ডাৰ লৱণ্যুক্ত কৰি পৰিশোধন কৰি বাৰহাৰযোগ্য কৰাটো বায়বছল। ভাৰতৰ দৰে উয়ায়নশীল বাঢ়লৈ পক্ষে এইটো সদাহতে সন্তুষ্ট নহয়। সেয়েহে দেশৰ মূল ভূভাগত উপলক্ষ জলবাশিৰ বৰ্ণণাবেক্ষণৰ উদ্দেশ্যো বিজ্ঞানসম্মত নীতি নিৰ্ধাৰণ আৰু আইন প্ৰণয়নৰ যোগে শীঘ্ৰে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ অতীৰ প্ৰয়োজনীয় বিষয় হৈছে। জল সংৰক্ষণ (water saving) আৰু জল সংৰক্ষণ (Water conservation) প্ৰযুক্তিৰ প্ৰয়োগৰ বিষয়েও চিন্তা-চৰ্চা কৰি বিহিত ব্যৱস্থা লোৱা হৈছে। অৱবাহিকা উয়ায়ন, ব্ৰহ্মণৰ পানী সংগ্ৰহণ আৰু সংৰক্ষণ জলসম্পদৰ পুনৰ চক্ৰায়ন আৰু পুনৰ বাৰহাৰ (recycling and reuse), যৌগিক বাৰহাৰ (conjunctive use) আদি উদগনিমূলক দীৰ্ঘম্যাদী আঁচনিৰ যোগেদি জলসম্পদৰ উপলক্ষতা কৰিব পাৰি।

বায়ব বৈচিত্ৰ্য আৰু বায়ব বিপৰীতৰ বিভিন্ন দেশে

চিৰত দিয়া তথাবোৰ আলোচনা কৰা

জলপ্ৰদূষণ নিয়ন্ত্ৰণ :

বাৰহাৰযোগ্য জলসম্পদ দিনকদিনে ক্ৰমে মহাস হৈ আহিছে। সাৰ্বজনীন উৎসসমূহও ক্ৰমে প্ৰদূষিত হ'বলৈ লৈছে। আমাৰ দেশৰ ডাঙৰ নদী-উপনদীবোৰৰ যিবোৰৰ উৎস পাহৰীয়া বা পাৰ্বত্য অঞ্চলত সেইবোৰৰ জলবাশি পাৰ্বত্য এলেকাত বিশুদ্ধ কৰত পোৱা

যায় যদিও ভৈয়ামত মানুহৰ বিভিন্ন কাম-কাজত যেনে উদ্যোগ স্থাপন, জৈৱিক অপদ্রবাসহ ভালেমান অণুজীৰ-প্ৰদূষক, বাসায়নিক আৰু ভৌতি পতংগনাশক প্ৰদূষক আদিৰ নিৰ্গম হৈ একেবাৰে মোহনালৈ ব্যৱহাৰযোগ্য পানী শুল্কপত পোৱা নাযায়। বিশেষকৈ পেট্ৰলিয়াম উপজাত দ্রবাৰ অত্যধিক ব্যৱহাৰে বৰ্জিত দ্রবাৰোৱৰ একাংশ ভৃগভৰ্তে আৰু আন অংশ পৃষ্ঠীয় ব্যৱহাৰযোগ্য পানীৰ সৈতে মিলন আৰু মিশ্ৰণ ঘটি অকল জলসম্পদেই নহয় মাটি আৰু বায়ুও প্ৰদূষিত কৰিছে। উদ্যোগিক আৰু নগৰীয়া এলেকাৰ পৰা বাজ হোৱা ভৌতিক আৰু বাসায়নিক প্ৰদূষকৰোৱে নৰা-নৰ্দমাৰে বৈ আহি ব্যৱহাৰযোগ্য পানীৰ সৈতে মিলিত হৈ বিষক্রিয়া সৃষ্টি কৰে।

ৰাজিৰক প্ৰদূষণ নিৰক্ষণ পৰিযদসমূহৰ সহযোগত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দেশৰ প্ৰায় পাঁচ শতাধিক কেন্দ্ৰত জলসম্পদৰ শুণাশণ সম্পর্কে বুজ লয়। এনেকুৱা কেন্দ্ৰবোৰত কৰা বিভিন্ন পৰীক্ষা-নীৰীক্ষা অনুসৰি ভাৰতত ভৃপৃষ্ঠীয় জলবাশিত সচৰাচৰ জৈৱিক তথা জীৱাণুকীট (bacteria) জাতীয় প্ৰদূষকৰ পৰিমাণেই বেছি। সমগ্ৰ দেশৰ প্ৰবাহমান পানীৰ ভিতৰতেই যমুনা নদীৰ ধাৰাটো সৰ্বাধিক প্ৰদূষিত হিচাপে চিহ্নিত হৈছে। আহমেদাবাদৰ সবৰবমতী, লক্ষ্মীৰ গোমতী, হায়দৰাবাদৰ মুছি, কানপুৰ আৰু বাবানসীৰ ওচৰত গংগা নদীত প্ৰদূষণৰ মাত্ৰা অধিক। ফ্ৰঁ-বাইড আৰু নাইট্ৰেটৰ মাত্ৰাৰ আধিক্যই এইবোৰ ঠাইৰ জলধাৰা পোনপটীয়াকে ব্যৱহাৰ কৰাটো স্বাস্থ্যসন্মত নহয়। ভৃগভৰ্তাৰ জলসম্পদৰ আকোৰ বিষাঙ্গ ধাতৰ প্ৰদূষককে ধৰি আচেনিক আৰু ফ্ৰঁ-বাইড জাতীয় বাসায়নিক প্ৰদূষকৰ মাত্ৰা শুল্কতৰ পৰ্যায়লৈকে বৃদ্ধি পোৱা দেখা গৈছে।

প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণ আৰু নিবাৰণৰ বাবে ১৯৭৪ চনত জলনীতি (নিবাৰণ আৰু নিয়ন্ত্ৰণ) পৰিবেশ সংৰক্ষণ আইন (১৯৮৬) আদি সঁচা অৰ্থত নিয়াৰিকে প্ৰয়োগ কৰা হোৱা নাই। ফলস্বৰূপে ১৯৯৭ চনত ২৫১টা প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ নদী আৰু সৰোবৰৰ তীৰৱৰতী অঞ্চলত স্থাপন কৰা দেখা গৈছে। ১৯৭৭ চনৰ জলসম্পদ উপকৰ (cess) আইন কঠোৰভাৱে বলৱৎ নোহোৱাৰ কাৰণেও দেশখনত জলপ্ৰদূষণ নিয়ন্ত্ৰণ ভালেখিনি পিচপৰি আছে। সেয়েহে সাম্প্রতিক পৰিস্থিতিত জলসম্পদৰ প্ৰয়োজনীয়তা আৰু শুল্কত উপলক্ষীৰ লগতে জলপ্ৰদূষণ কাৰ্যৰ ফলোন্তৰ ভয়াৰহ সমস্যা সম্পর্কে জনসচেতনতা আৰু জনজাগৰণ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আছে। জনসচেতনতা আৰু সেই অনুক্ৰমে পালন কৰিব পৰা বিধিব্যৱস্থাৰ ফলশ্ৰুতি কপেও উদ্যোগ, গৃহস্থালি খণ্ডৰ পৰা সাগৰমুখী নৰ্দমাসমূহৰ পানীত প্ৰদূষকৰ মাত্ৰা বহুবিধি হুস কৰিব পাৰি।

পানীৰ পুনৰ চক্ৰায়ন আৰু পুনৰ ব্যৱহাৰ :

একেখিনি পানীকে সাময়িক বিৰতি অথবা স্থানীয়ভাৱে পৰিশোধন কৰি লোৱাৰ পাছত একেটা উদ্দেশ্যত একাধিকবাৰ ব্যৱহাৰত পুনৰ চক্ৰায়ন বোলে। শীতলীকৰণ আৰু জুই নুমোৱা আদি উদ্দেশ্যত ব্যৱহৃত পানী নিম্ন শুণগত মানৰ হ'লেও কোনো অসুবিধা নাই। বান্ধনিশালত চাউল, দাউল, শাক-পাচলি আদি ধোৱাৰ পিছত পানীখিনি পুনৰ শাক-পাচলিৰ বাগিচা (kitchen garden), পোহনীয়া গৰু-ম'হক খুড়োৱা আদি কামত ব্যৱহাৰ কৰিব পাৰি। তেনেদেৰে গাড়ী-মটৰ, বাহন আদি ধোৱা পানী বাগিচালৈ বোৱাই আনিব পাৰি, বাচন-বৰ্তন, কাপোৰ-কানি, গাধোৱা পানী আদি বোৱাই নি তামোল-পাগ, নেমু, কলগছ আদিৰ বাগিচালৈ বোৱাই নি পুনৰ ব্যৱহাৰ কৰিব পাৰি। পুনৰ চক্ৰায়ন আৰু পুনৰ ব্যৱহাৰ কৰ্মৰ যোগেনি ব্যৱহাৰযোগ্য প্ৰাকৃতিক জল ভাণ্ডাবসমূহৰ পৰা সংগ্ৰহ কৰা পানীৰ মাত্ৰা বহু পৰিমাণে কমোৱাৰ লগতে ব্যৱহাৰযোগ্য পানীৰ উৎসবোৰত প্ৰদূষণ বহু পৰিমাণে নিয়ন্ত্ৰণ সম্ভৱ হ'ব।


অৱবাহিকা ব্যৱস্থাপনা :

ভৃগৃষ্ঠ আৰু ভৃগভৰ্তাৰ উপলক্ষ জলাশয়সমূহৰ পানীৰ উপযুক্ত বক্ষণাবেক্ষণ আৰু ব্যৱস্থাপনাৰ লক্ষ্য আগত লৈ হাতত লোৱা কৰ্মসূচীক জলচেছেদ বা অৱবাহিকা-ব্যৱস্থাপনা (watershed management) বোলে। কৃত্ৰিম হুদ নাইবাৰ জলাধাৰ (reserver) প্ৰড়তি নিৰ্মাণ কৰি সাগৰবলৈ বৈ যোৱা ব্যৱহাৰযোগ্য পানীভাগ স্থানীয় পৰিবেশত সংৰক্ষণ কৰি ৰাখি প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰি অথবা নিসৰণ সৰোবৰ (percolation tank) আৰু পুনৰ প্ৰচলন কুঁৰা (recharge well) প্ৰড়তি ব্যৱস্থাৰে ভৃগভৰ্তে অধিক মাত্ৰাত জলপ্ৰবেশ কৰাৰ সুযোগ সৃষ্টি কৰি স্থানীয় পৰিবেশত পানী সংৰক্ষণ কৰিব পাৰি। অৱবাহিকা বা জলচেছেদ ব্যৱস্থাপনাৰ ভিতৰত পানীৰ বক্ষণাবেক্ষণ, পুনৰ্পৰ্বলন আৰু যুক্তিযুক্ত বিনিয়োগ কাৰ্যাবলীৰ উপৰি জলচেছেদ এলেকাৰ মাটি, পানী, জীৱ সম্প্ৰদায় আৰু

মানুহৰ সামগ্ৰিক স্বার্থৰ দিশসমূহো জড়িত কৰা হয়। মানৱ সমাজ আৰু প্ৰাকৃতিক সম্পদৰ মাজত ভাবসামা প্ৰতিষ্ঠা কৰাটো জলচেছদ ব্যৱস্থাপনাসমূহৰ মূল লক্ষ্য। সেয়েহে জলচেছদ উন্নয়নৰ সফলতা ঘাইকৈ জলচেছদবাসীৰ সহযোগ আৰু সক্ৰিয় অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে।

জলচেছদ উন্নয়নৰ হকে কেন্দ্ৰীয় তথা বাজিয়ক চৰকাৰী পৰ্যায়ত আৰু আনকি বেচৰকাৰী খণ্ডতো কিছুমান আঁচনি (প্ৰকল্প) প্ৰস্তুত কৰি কাৰ্য্যকৰী কৰাৰ চেষ্টা কৰা হৈছে। হাবিয়ানি (সেউজুলীয়া) জলচেছদ উন্নয়ন প্ৰকল্পৰ অধীনত এলেকাটোৰ গ্ৰাম্যবাসীন্দাসকলৰ স্বার্থত ঘৰৱা, জলসিধ্বন, বনানীকৰণ আৰু মীলপালনৰ উদ্দেশ্য আগত বাখি জলসম্পদ সংৰক্ষণৰ এক বিস্তীৰ্ণ কাৰ্য্যসূচী কৰ্পায়ণৰ পথচেষ্টা কৰা হৈছে। অন্ধ্ৰপ্ৰদেশৰ নীৰ-মীৰ (পানী আৰু তুমি), বাজস্থানৰ আৰৱাৰী পানী সাংসদ আদি প্ৰকল্পৰ যোগেদি জনসাধাৰণৰ সহায় আৰু সহযোগত বিভিন্ন প্ৰক্ৰিয়াৰে পানী সংগ্ৰহণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। তামিলনাড়ুত আকৌ গৃহনিৰ্মাণৰ তনুমতি প্ৰদানত ঘৰে প্ৰতি পানী সংগ্ৰহণৰ ব্যৱস্থা বাধ্যতামূলক কৰা হৈছে। এই বাজ্যত ঘৰে পতি পানী ধৰি বখাৰ ব্যৱস্থাবিহীন গৃহ নিৰ্মাণ কাৰ্য্যক বিধিবহিৰ্ভূত হিচাপে গণ্য কৰা হয়।

বৃষ্টিজল সংগ্ৰহণৰ (rain water harvesting) বিভিন্ন ব্যৱস্থাসমূহ পৰিবেশ সন্মত (ecofriendly)। বিভিন্ন প্ৰকাৰৰ প্ৰাকৃতিক আৰু কৃতিম পৰিসৰৰ ভূপৃষ্ঠৰ জলাশয়ৰ উপৰি মৃত্তিকাস্তৰ আৰু ভূগৰ্ভৰ জলাশয়ত বৰষুণৰ পানী সংগ্ৰহণ পৰিক্ৰমাটোক বৃষ্টিজল সংগ্ৰহণ বোলে। কম খৰচী অথচ পৰিবেশসন্মত এনে ব্যৱস্থাৰ দ্বাৰা পানীৰ যোগান বৃদ্ধি কৰাৰ লগতে ফ্ৰ'ৰাইড, নাইট্ৰেট প্ৰভৃতি অনিষ্টকৰ উৎপাদন প্ৰশমন, ভূমিস্থলন প্ৰতিৰোধ বানপানী নিয়ন্ত্ৰণ আদি কৰিব পাৰি। ভাবতৰ বিভিন্ন ঠাইত বিভিন্ন জনগোষ্ঠীৰ লোকে পৰম্পৰাগতভাৱে বৃষ্টিজল সংগ্ৰহণৰ ভালেমান কৌশল প্ৰয়োগ কৰা দেখা যায়।



চিত্ৰ- ৬.৫ : সংগ্ৰহণৰ বিভিন্ন কৌশল

ভাৰতৰ বাস্তীয় জলনীতিৰ (২০০২) প্ৰধান বৈশিষ্ট্যসমূহ :

- ভাৰতৰ বাস্তীয় জলনীতিৰ (২০০২) আধাৰত নিম্ন উল্লেখিত কাৰ্যবোৰত অনুগ্ৰহ ভিত্তিত শুক্ৰ প্ৰদান কৰা হৈছে—
- খোৱাপানী, শস্যক্ষেত্ৰত পানী যোগান, জলবিদ্যুৎ, জল পৰিবহণ, শিল্প আৰু অন্যান্য ক্ষেত্ৰত ব্যৱহাৰ। জলসম্পদৰ যথোটপযুক্ত ব্যৱহাৰৰ বাবে কিছুমান নতুন বিচাৰ পদ্ধতিৰ উন্নৱন কৰিছে।
 - জলসিধ্ঘন আৰু বহুমুখী নদী উপতাকা থকনবোৰত খোৱা পানীৰ ব্যৱস্থা থকাটো অনিবার্য।
 - মানুহ আৰু জীৱজন্মৰ বাবে ব্যৱহাৰযোগ্য পানীৰ ব্যৱস্থা কৰাটো চৰকাৰৰ প্ৰথম দায়িত্ব।
 - ভূগৰ্ভৰ জলৰ নিষ্কায়ণ নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা।
 - পৃষ্ঠীয় আৰু ভূগৰ্ভৰ পানী এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে পৰীক্ষা-নিৰীক্ষা কৰিব লাগিব।
 - পানীৰ শুণগত মান উন্নয়নৰ বাবে কিছুমান পৰ্যায় (Phase) অনুক্ৰমে ব্যৱস্থা ল'ব লাগিব যাতে পৰিমাণ আৰু শুণগত মান অধিক উন্নত কৰিব পৰা যায়।
 - বিভিন্ন কাম-কাজত ব্যৱহাৰ কৰা পানীৰ পৰ্যায়ণ কৰি সেইমতে ব্যৱস্থা লোৱা।
 - শিক্ষা, নিয়ন্ত্ৰণ, তৎপৰতা (incentive) আৰু কোনো কোনো ক্ষেত্ৰত তৎপৰতাহীন মাধ্যমেৰে সজাগতাৰ সৃষ্টি কৰিব লাগিব।

উৎস : ভাৰত চৰকাৰৰ 'জলসম্পদ ক্ষেত্ৰত সংস্কাৰ' ২০০২ কেন্দ্ৰীয় চৰকাৰৰ গ্রাম্য মন্ত্ৰণালয়, নদুন দিল্লী।

অনুশীলনী

১. শুন্দ উন্নৰটো বাচি উলিওৱা

- (i) তলত দিয়া কোনটো শ্ৰেণীয়ে পানীক সম্পদ হিচাপে গণ্য কৰে

(ক) আজৈৱিক সম্পদ	(গ) জৈৱিক সম্পদ
(খ) অপৰম্পৰাগত সম্পদ	(ঘ) চৰ্বীয় সম্পদ
- (ii) তলত দিয়া কোনখন নদীৰ পুনৰ্বৰ্ণক্ষম ভূগৰ্ভীয় সম্পদ দেশৰ ভিতৰতেই সৰ্বাধিক

(ক) সিন্ধু	(গ) গংগা
(খ) ব্ৰহ্মপুত্ৰ	(ঘ) গোদাবৰী
- (iii) ভাৰতত মুঠ বছৰেকীয়া বৃষ্টিপাত কিমান ঘন কিলোমিটাৰ

(ক) ২০০০	(গ) ৪০০০
(খ) ৩০০০	(ঘ) ৫০০০
- (iv) দশ্মিং ভাৰতৰ কোনখন বাজ্যত ভূগৰ্ভীয় জলসম্পদৰ ব্যৱহাৰ সৰ্বাধিক (শতকৰা হিচাপত)

(ক) তামিলনাড়ু	(গ) অন্ধ্ৰপ্ৰদেশ
(খ) কৰ্ণাটক	(ঘ) কেৰালা

ভারতের জলসম্পদ

(v) তলত দিয়া কোনটো শিতানত জলসম্পদের ব্যবহার সর্বনিম্ন

- | | |
|------------------|-----------------------|
| (ক) জলসিধ্ঘন | (গ) গৃহস্থালি ব্যবহার |
| (খ) শিঙ্গক্ষেত্র | (ঘ) কোণোটা নহয় |

2. ৩০টা মান শব্দের ভিতৰত তলত দিয়া প্রশ্নবোৰের উত্তৰ লিখা

- (i) ভারতের জলসম্পদ হ্রাস পোৱাৰ মূল কাৰণবোৰ কি?
- (ii) পঞ্জাব, হাবিয়ানা আৰু তামিলনাড়ুত ভৃগুৰ্ভুষ্ঠ জলবাষিৰ উন্নয়নৰ সৰ্বাধিক কিয়?
- (iii) আমাৰ দেশত কৃষিক্ষেত্ৰত মুঠ পানীৰ ব্যৱহাৰ ক্ৰমশ হ্রাস পাৰ বুলি কিয় ধাৰণা কৰা হয়?
- (iv) দুঃূৰুত পানী ব্যৱহাৰ কৰাৰ ফলত জনজীৱনত কি প্ৰভাৱ বা ফলাফল হ'ব পাৰে?

3. তলত দিয়া প্রশ্নবোৰেৰ ১৫০ টা মান শব্দের ভিতৰত উত্তৰ লিখা

- (i) ভারতের জলসম্পদৰ প্ৰাচুৰ্যতা আলোচনা কৰা। জল সম্পদ বিতৰণৰ ক্ষেত্ৰত কি কি কাৰকে প্ৰভাৱাত্তি কৰে লিখা।
- (ii) জলসম্পদ হ্রাস পোৱাৰ বাবে কিধৰণৰ সামাজিক সমস্যাৰ সৃষ্টি হৈছে? উদাহৰণসহ বহলাই লিখা।
- (iii) জলচেছন্দ ব্যৱস্থাপনা কি? ধাৰণাক্ষম উন্নয়নত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব পাৰে?

□ □ □